

মুঠ ঘৰুৱা উৎপাদনক দেশখনৰ মুঠ জনসংখ্যাৰ পৰিমাণেৰে হৰণ কৰিলে জনমূৰি মুঠ ঘৰুৱা উৎপাদন

এখন দেশৰ জনসাধাবণৰ জীৱন-ধাৰণৰ মানদণ্ডৰ বিষয়ে জানিব পাৰি। ইয়াৰ সহায়ত অবস্থাৰ বুজ ল'ব পাৰি।

দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনক দেশখনৰ মুঠ জনসংখ্যাৰ পৰিমাণেৰে হৰণ কৰিলে জনমূৰি মুঠ ঘৰুৱা উৎপাদন পোৱা যায়। অর্থাৎ

জনমূৰি মুঠ ঘৰুৱা উৎপাদন

Per capita GDP

$$\begin{aligned} & \frac{\text{মুঠ ঘৰুৱা উৎপাদন}}{\text{মুঠ জনসংখ্যাৰ পৰিমাণ}} \\ = & \frac{\text{Gross Domestic Product}}{\text{Total population}} \end{aligned}$$

অর্থাৎ জনমূৰি মুঠ ঘৰুৱা উৎপাদন মুঠ ঘৰুৱা উৎপাদনৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু মুঠ জনসংখ্যাৰ লগত প্ৰৱোক্ষভাৱে জড়িত। মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ অধিক হ'লৈ জনমূৰি মুঠ ঘৰুৱা উৎপাদন হ্রাস পায়; অন্যথা ই বৃদ্ধি পাব।

### 1.9. নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (Nominal Gross Domestic Product and Real Gross Domestic Product) :

কোনো এটা বছৰৰ নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদন হ'ল বিবেচিত বছৰৰ বা চলিত বছৰৰ বজাৰ দৰৰ ওপৰত ভিতৰে কৰি গণনা কৰা মুঠ ঘৰুৱা উৎপাদন। অর্থাৎ কোনো এখন দেশৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত কোনো এটা বছৰত উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ পৰিমাণক সেই বছৰৰ বজাৰ দৰেৰে পূৰণ কৰিলে চলিত দৰত মুঠ ঘৰুৱা উৎপাদন (GDP at current price) বা নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদন পোৱা যায়। নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদন দুটা কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হয় : -

1. দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ পৰিমাণৰ পৰিবৰ্তন,
2. দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ বজাৰ দৰৰ পৰিবৰ্তন।

দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈ কেৱল বজাৰ দৰৰ বৃদ্ধি হ'লৈই নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ'ব পাৰে। সেয়েহে নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাপৰ ভিত্তিত এখন অৰ্থনীতিৰ প্ৰকৃত উৎপাদনৰ বিষয়ে জানিব পৰা নাযায়।

কোনো এটা ভিত্তি বছৰৰ বজাৰ দৰৰ ভিত্তিত গণনা কৰা মুঠ ঘৰুৱা উৎপাদনক প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (Real GDP) বোলা হয়। কোনো এখন দেশৰ কোনো এটা বছৰত উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ পৰিমাণক এটা পূৰ্ব নিধাৰিত ভিত্তিবৰ্ষৰ বজাৰ দৰেৰে পূৰণ কৰিলে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন বা স্থিব দৰত মুঠ ঘৰুৱা উৎপাদন (GDP at constant price) পোৱা যায়। উদাহৰণস্বৰূপে, আমি যদি 2018 চনৰ ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন নিৰ্ণয় কৰিব বিচাৰোঁ আৰু তাৰ বাবে 2010 চনক ভিত্তিবৰ্ষ বুলি ধৰোঁ, তেন্তে 2018 চনত ভাৰতত উৎপাদিত

সকলো দ্রব্য সা-সামগ্রী আৰু সেৱাৰ পৰিমাণক 2010 চনৰ বজাৰ দৰেৰে পূৰণ কৰিব লাগিব।

অৰ্থনৈতিক বিশ্লেষণত প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ ধাৰণাই বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ সহায়ত এখন অৰ্থনীতিৰ প্ৰকৃত উৎপাদনৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি। কাৰণ প্ৰকৃত মুঠ ঘৰৱা উৎপাদন কেবল দ্রব্য-সামগ্রী আৰু সেৱাৰ পৰিবৰ্তনৰ দ্বাৰা প্ৰভাৱিত হয়। দ্রব্য-সামগ্রী আৰু সেৱাৰ পৰিমাণৰ হ্ৰাস-বৃদ্ধি হ'লেহে প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ হ্ৰাস-বৃদ্ধি হয়।

### 1.9.1 নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন বনাম প্ৰকৃত মুঠ ঘৰৱা উৎপাদন (Nominal GDP Vs Real GDP) :

নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন কোনো এটা নিৰ্দিষ্ট বছৰৰ বজাৰ দৰৰ ভিত্তিত নিৰ্ণয় কৰা হয়। ই দ্রব্য-সামগ্রী আৰু সেৱাৰ পৰিমাণ আৰু বজাৰ দৰ দুয়োটাৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে ইয়াৰ সহায়ত এখন দেশৰ অৰ্থনীতিৰ প্ৰকৃত উৎপাদনৰ বিষয়ে জ্ঞান আহৰণ কৰিব নোৱাৰিব। নামমাত্ৰ মুঠ ঘৰৱা উৎপাদনত মুদ্ৰাস্ফীতি বা অৰস্ফীতিৰ বিষয়ে বিবেচনা কৰা নহয়।

আনহাতে প্ৰকৃত মুঠ ঘৰৱা উৎপাদন ভিত্তি বছৰৰ বজাৰ দৰৰ ভিত্তিত নিৰ্ণয় কৰা হয়। দ্রব্য-সামগ্রী আৰু সেৱাৰ পৰিমাণৰ পৰিবৰ্তন হ'লেহে প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ পৰিবৰ্তন ঘটে। ইয়াক মুদ্ৰাস্ফীতি অভিযোজিত মুঠ ঘৰৱা উৎপাদন (Inflation adjusted GDP) বুলও কোৱা হয়। অৰ্থনৈতিক বিশ্লেষণত প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ বিশেষ গুৰুত্ব আছে। কাৰণ ইয়াৰ সহায়ত এখন দেশৰ অৰ্থনীতিৰ প্ৰকৃত উৎপাদনৰ বিষয়ে জানিব পৰা যায়।

এটা উদাহৰণৰ সহায়ত নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ পাৰ্থক্য বিশ্লেষণ কৰিব পাৰি। ধৰাৰ এখন অৰ্থনীতিত মাত্ৰ এবিধ দ্রব্য উৎপাদন হয়-আপেল। এতিয়া নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰৱা উৎপাদন নিৰ্ণয়ৰ বাবে দুটা বছৰ যেনে - 2000-01 আৰু 2010-11 বিবেচনা কৰা হ'ল। 2000-01 চন আৰু 2010-11 চনক ক্ৰমে ভিত্তি বছৰ আৰু চলিত বছৰ বুলি ধৰা হ'ল। গতিকে 2000-01 চনৰ আপেলৰ দৰ আৰু পৰিমাণক ক্ৰমে  $P_0$  আৰু  $Q_0$  আৰু 2010-11 চনৰ আপেলৰ দৰ আৰু পৰিমাণক ক্ৰমে  $P_1$  আৰু  $Q_1$  হিচাপে ধৰি তলৰ তালিকাখন প্ৰস্তুত কৰিব পাৰি -

বছৰ	আপেলৰ দৰ (price of apple)	আপেলৰ পৰিমাণ (qnty. of apple) (হাজাৰত)
2000-01	200 ( $P_0$ )	100 ( $Q_0$ )
2010-11	300 ( $P_1$ )	200 ( $Q_1$ )

এতিয়া নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰৱা উৎপাদন তলত দিয়াৰ দৰে নিৰ্ণয় কৰিব পাৰি -

$$\begin{aligned}
 \text{নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন} &= P_1 \times Q_1 \\
 &= 300 \times 200 \\
 &= 6000
 \end{aligned}
 \quad
 \begin{aligned}
 \text{প্ৰকৃত মুঠ ঘৰৱা উৎপাদন} &= P_0 \times Q_1 \\
 &= 200 \times 200 \\
 &= 4000
 \end{aligned}$$

গতিকে দেখা গ'ল যে মুদ্ৰাস্ফীতিৰ ফলত জীৱন নিৰ্বাহৰ ব্যয় অধিক হোৱাৰ স্বত্বেও নামমাত্ৰ মুঠ ঘৰৱা উৎপাদনৰ মান প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ মানতকৈ অধিক হৈছে। সেয়েহে নামমাত্ৰ মুঠ ঘৰৱা উৎপাদনতকৈ প্ৰকৃত মুঠ ঘৰৱা

উৎপাদনের এখন অর্থনীতির প্রকৃত ছবি দাতি ধরিব পাবে।

### ১.10. দর সূচকাংক (Price Indexes) :

এখন অর্থনীতির সাধাৰণ দৰজৰ পৰিমাণৰ অধিবেত বৃক্ষিক মুদ্রাস্ফীতি বুলি কোবা হয়। যিটো হাৰত দৰজৰ  
বৃক্ষি হয় সেই হাৰক মুদ্রাস্ফীতিৰ হাৰ (inflation rate) বোলা হয়।

সমষ্টিগত অর্থনীতিসকলে দেশ এখনৰ দৰজৰ পৰিৱৰ্তন পৰিমাণ কৰিবৰ বাবে দুই প্ৰকাৰৰ প্ৰধান দৰ সূচকাংক  
বাৰহাৰ কৰে। সেয়া হ'ল - মুঠ ঘৰৱা উৎপাদন সংকোচক আৰু উপভোক্তাৰ দৰ সূচকাংক। তলত এই দুই প্ৰকাৰৰ  
সূচকাংকৰ বিষয়ে আলোচনা কৰা হ'ল -

i) **মুঠ ঘৰৱা উৎপাদন সংকোচক (Gross Domestic Product Deflator)** বা চমুকৈ GDP Deflator

ঃ মুঠ ঘৰৱা উৎপাদন সংকোচক হৈছে মুদ্রাস্ফীতিৰ এক বিস্তাৰিত বা ব্যাপক পৰিমাপক (comprehensive measure)। নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰৱা উৎপাদনৰ অনুপাতক 100 ৰে প্ৰতিটো  
কৰিলে মুঠ ঘৰৱা উৎপাদন সংকোচক (GDP deflator) পোৱা যায়। অৰ্থাৎ

$$\text{মুঠ ঘৰৱা উৎপাদন সংকোচক} = \frac{\text{নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন}}{\text{প্ৰকৃত মুঠ ঘৰৱা উৎপাদন}}$$

$$\text{GDP Deflator} = \frac{\text{Nominal GDP}}{\text{Real GDP}}$$

উদাহৰণস্বৰূপে ধৰা হ'ল কোনো এটা বছৰৰ নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন হ'ল 1,00,000 কোটি টকা আৰু  
প্ৰকৃত মুঠ ঘৰৱা উৎপাদন হ'ল 45,000 কোটি টকা, তেন্তে মুঠ ঘৰৱা উৎপাদন সংকোচক হ'ব :-

$$\begin{aligned} \text{মুঠ ঘৰৱা উৎপাদন সংকোচক} &= \frac{1,00,000}{45,000} \times 100 \\ &= 2.2222 \times 100 \\ &= 222.22 \end{aligned}$$

উল্লেখযোগ্য যে, কোনো এটা ভিত্তিবৰ্ষৰ ক্ষেত্ৰত নামমাত্ৰ মুঠ ঘৰৱা উৎপাদন আৰু প্ৰকৃত মুঠ ঘৰৱা উৎপাদন  
সমান হয়। সেয়েহে ভিত্তিবৰ্ষৰ ক্ষেত্ৰত মুঠ ঘৰৱা উৎপাদন সংকোচকৰ মান সদায় 100 হয়। যিহেতু মুঠ ঘৰৱা  
উৎপাদন সংকোচক এখন অর্থনীতিত উৎপাদিত সকলো দ্ৰব্যৰ দৰ আৰু পৰিমাণৰ গণনাৰ লগত জড়িত, সেয়েতে  
ইয়াক মুদ্রাস্ফীতিৰ এক ব্যাপক পৰিমাপক হিচাপে ব্যৱহাৰ কৰা হয়।

### ii) উপভোক্তাৰ দৰ সূচকাংক (consumers' price index) :

এখন দেশৰ অর্থনীতিৰ দৰজৰ পৰিৱৰ্তন নিৰ্ণয়ৰ অন্য এক গুৰুত্বপূৰ্ণ পৰিমাপক হ'ল উপভোক্তাৰ দৰ সূচকাংক  
ভোক্তাৰ দৰ সূচকাংকৰ সহায়ত এজন ব্যক্তি বা এটা পৰিয়াল বা এখন ঘৰে (household) উপভোগ কৰা অৰ্থাৎ  
কৰা দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ দৰৰ পৰিৱৰ্তনৰ পৰিমাপ কৰা হয়। ইয়াত উপভোক্তাসকলে ত্ৰুটি কৰা দ্ৰব্য-সামগ্ৰী

আর সেবাৰ আপেক্ষিক গুৰুত্বৰ ওপৰত ভিত্তি কৰি ভাৰ আৰোপ কৰা হয়। এই সূচকাংক সাধাৰণতে শতাংশত (percentage) প্ৰকাশ কৰা হয়। ইয়াক জীৱন নিৰ্বাহৰ ব্যয় সূচকাংক (cost of living index) বুলিও কোৱা হয়।

উপভোক্তাৰ দৰ সূচকাংক নিৰ্ণয়ৰ বাবে দুটা বছৰ বিবেচনা কৰা হয়- ভিত্তি বছৰ (Base year) আৰ চলিত বছৰ (current year)। প্ৰথমতে, ভিত্তি বছৰত কোনো এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য-সামগ্ৰী ক্ৰয় কৰিবলৈ কৰা ব্যয়ৰ পৰিমাণ নিৰ্ণয় কৰি তাৰ পিছত সেই একে পৰিমাণৰ দ্ৰব্য-সামগ্ৰী ক্ৰয় কৰিবলৈ চলিত বছৰত কৰা ব্যয়ৰ পৰিমাণ নিৰ্ণয় কৰিব নাগে। এতিয়া চলিত বছৰত কৰা ব্যয়ৰ মুঠ পৰিমাণক ভিত্তি বছৰত কৰা ব্যয়ৰ মুঠ পৰিমাণেৰে হৰণ কৰি তাক 100 ৰে হৰণ কৰিলে উপভোক্তাৰ দৰ সূচকাংক পোৱা যাব।

এটা উদাহৰণৰ সহায়ত উপভোক্তাৰ দৰ সূচকাংক ব্যাখ্যা কৰা যাওঁক। ধৰাহৰ এখন অৰ্থনীতিত মাত্ৰ দুটা দ্ৰব্য উৎপাদন কৰা হয়- ধান আৰ কাপোৰ। এজন ব্যক্তিয়ে এটা বছৰত 1 কুইটল চাউল আৰ 10 ঘোৰ কাপোৰ ক্ৰয় কৰে। এতিয়া ধৰাহৰ 2010 চনত প্ৰতিকেজি চাউলৰ দাম আছিল 20 টকা আৰ প্ৰতিঘোৰৰ কাপোৰৰ দাম আছিল 500 টকা। তিকে ব্যক্তিজনে 2010 চনত কৰা ব্যয়ৰ পৰিমাণ হ'ব এনে ধৰণৰ :

$$\text{চাউলৰ ক্ষেত্ৰত} : 100 \times 20 = 2000 \text{ টকা}$$

$$\text{কাপোৰৰ ক্ষেত্ৰত} : 10 \times 500 = 5000 \text{ টকা}$$

$$\text{মুঠ ব্যয়ৰ পৰিমাণ} : = 7000 \text{ টকা}$$

এতিয়া 2018 চনত চাউল আৰ কাপোৰৰ দৰ বৃদ্ধি পাই যথাক্রমে 25 টকা আৰ 600 টকা হ'লৈ ব্যক্তিজনে সই একে পৰিমাণৰ দ্ৰব্য-সামগ্ৰী ক্ৰয় কৰিবলৈ কৰা ব্যয়ৰ পৰিমাণ হ'ব এনেধৰণৰ :

$$\text{চাউলৰ ক্ষেত্ৰত} : 100 \times 25 = 2500 \text{ টকা}$$

$$\text{কাপোৰৰ ক্ষেত্ৰত} : 10 \times 600 = 6000 \text{ টকা}$$

$$\text{মুঠ ব্যয়ৰ পৰিমাণ} : = 8500 \text{ টকা}$$

গতিকে উপভোক্তাৰ দৰ সূচকাংক তলত দিয়াৰ ধৰণে নিৰ্ণয় কৰিব পৰা যাব -

$$\text{উপভোক্তাৰ দৰ সূচকাংক} = \frac{8500}{7000} \times 100$$

$$= 121.43 \text{ (প্ৰায়)}$$

অৰ্থাৎ ভিত্তি বছৰতকৈ চলিত বছৰত ব্যক্তিজনে দ্ৰব্য-সামগ্ৰী আৰ সেবাৰ ওপৰত কৰা ব্যয়ৰ পৰিমাণ প্ৰায় 1.43 টকা বৃদ্ধি পালে।

#### ..10.1. উপভোক্তাৰ দৰ সূচকাংক বনাম মুঠ ঘৰৱা উৎপাদন সংকোচক (Consumers' Price Index Vs GDP Deflator) :

উপভোক্তাৰ দৰ সূচকাংক আৰ মুঠ ঘৰৱা উৎপাদন সংকোচক হ'ল দৰঙৰৰ পৰিৱৰ্তন বা মুদ্ৰাস্ফীতি নিৰ্ণয়ৰ দুটা গুৰুত্বপূৰ্ণ পৰিমাপক। ভিত্তি বছৰ ক্ষেত্ৰত দুয়োটা সূচকাংকৰ মান 100 ৰ সমান হয়। কিন্তু দুয়োটা সূচকাংকই